

বাধাগ্ৰস্তসকলৰ অধিকাৰৰ আইন, ২০১৬ৰ ওপৰত মাণ্ডলিক পৰ্যায়ৰ সজাগতা সভা

তেজপুৰ, ১৩ নবেম্বৰ : আজি উত্তৰ অসম সংমণ্ডলৰ অধীনৰ ৬খন জিলাৰ বিভিন্ন চৰকাৰী বিষয়ববীয়াৰ বাবে বাধাগ্ৰস্ততা আৰু বাধাগ্ৰস্তসকলৰ অধিকাৰৰ আইন, ২০১৬ৰ ওপৰত এখন বিশেষ সজাগতা সভা তেজপুৰত অনুষ্ঠিত হৈ যায়। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসন আৰু বেচৰকাৰী সংগঠন শিশু সাৰথিৰ সহযোগত অনুষ্ঠিত কৰা আজিৰ কাৰ্যসূচীৰ বহু প্ৰশ্নলন কৰি উদ্বোধন কৰে শোণিতপুৰ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে।

সভাত ভাষণ প্ৰসঙ্গত উপায়ুক্তগৰাকীয়ে কয় যে সমাজৰ প্ৰতিজন সচেতন নাগৰিকে বাধাগ্ৰস্তসকলৰ অধিকাৰ সমূহৰ বিষয়ে সজাহ হোৱাৰ লগতে এই আইনৰ ধাৰা সমূহ সমাজত সঠিকৰূপে প্ৰচলিত হৈছে নে নাই তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। লগতে উপস্থিত সকলো চৰকাৰী বিষয়ববীয়া সকলক কোনো নতুন আঁচনি ৰূপায়ন কৰাৰ সময়ত দৈনন্দিন জীৱনত বাধাগ্ৰস্তসকলে সন্মুখীন হোৱা বিভিন্ন অসুবিধাসমূহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সুবিধা হোৱাকৈ আঁচনি সমূহ ৰূপায়ন কৰিবলৈ উপায়ুক্তগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

সমাজ কল্যাণ বিভাগৰ মাণ্ডলিক কল্যাণ বিষয়া চমছেৰা হাজৰিকাই আঁতৰা অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাই আদৰ্শিত ভাষণ পাঠ কৰাৰ লগতে সভাৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়ায়। অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মাহাতো আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব আচমা ৰহমানেও সভাত ভাষণ প্ৰদান কৰে।

সভাত বাধাগ্ৰস্তসকলৰ অধিকাৰৰ আইন, ২০১৬ৰ ওপৰত বিষদভাৱে আলোচনা কৰি শিশু সাৰথিৰ উপ সঞ্চালক অম্বলিকা সেনাপতিয়ে কয় যে উক্ত আইনৰ অধীনত চৰকাৰী অনুষ্ঠান সমূহে বাধাগ্ৰস্তসকলক সেৱা প্ৰদান কৰাৰ লগতে মানৱ অধিকাৰৰ দিশৰ পৰাও দায়বদ্ধ। তেখেতে লগতে জনায় যে, ২০১৬ৰ আইনৰ অধীনত বেচৰকাৰী সংস্থা সমূহকো নিয়ন্ত্ৰণত অনা হৈছে আৰু বাধাগ্ৰস্তসকলৰ বাবে সংস্থাপন, স্বাস্থ্য, আইনী ক্ষমতা আৰু ন্যায়িক ক্ষেত্ৰ আদি বিভিন্ন দিশত পোৱা সুবিধা সমূহৰ কথা উল্লেখ কৰা আছে।

শিশু সাৰথিৰ উপ সঞ্চালকগৰাকীয়ে লগতে জনায় যে অনাগত দিনত এনে সজাগতা কাৰ্যসূচী সকলো জিলা, মাণ্ডলিক তথা ৰাজ্যিক পৰ্যায়তো অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে। উপস্থিত সকলো চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক এই দিশত তেওঁলোকৰ দায়িত্বসমূহৰ বিষয়ে সজাগ হৈ বাধাগ্ৰস্তসকলৰ অধিকাৰৰ সুৰক্ষাৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ উপ সঞ্চালকগৰাকীয়ে আহ্বান জনায়।

আজিৰ সভাত দৰং, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।